

*Total number of pages - 16*

30T MATH

2020

## MATHEMATICS

Full Marks : 100

---

Pass Marks : 30

Time : Three hours

*The figures in the margin indicate full marks  
for the questions.*

Q. No. 1 (a-j) carries 1 mark each

$$1 \times 10 = 10$$

Q. Nos. 2-13 carry 4 marks each

$$4 \times 12 = 48$$

Q. Nos. 14-20 carry 6 marks each

$$6 \times 7 = 42$$

---

$$\text{Total} = 100$$

*Contd.*

1. Answer the following questions :

$1 \times 10 = 10$

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :

- (a) Determine the relation  $R$  on the set of whole numbers  $\leq 10$  defined by 1

$$R = \{ (x, y) \mid 2x + 3y = 12 \}.$$

10 তকে সৰু বা সমান পূর্ণসংখ্যাৰ সংহতিত  $R$  সমন্বয়টো এনেধৰণে সংজ্ঞাবদ্ধ

$$R = \{ (x, y) \mid 2x + 3y = 12 \}।$$
 সমন্বয়টো নিৰ্ণয় কৰা।

- (b) Write the principal value of

$$\cos^{-1} \left[ \cos \left( \frac{-16\pi}{15} \right) \right].$$

$\cos^{-1} \left[ \cos \left( \frac{-16\pi}{15} \right) \right]$  ৰ মুখ্য মান লিখা।

- (c) Let  $A = [a_{ij}]$  is a square matrix of order 2 where  $a_{ij} = i^2 - j^2$ . 1

Then  $A$  is

- (i) Skew-symmetric matrix
- (ii) Symmetric matrix
- (iii) Diagonal matrix
- (iv) None of these.

ধৰা হ'ল  $A = [a_{ij}]$  এটা 2 ক্রমৰ বৰ্গ মৌলকক্ষ য'ত  $a_{ij} = i^2 - j^2$ । তেন্তে  $A$  এটা

- (i) বিষম-সমমিত মৌলকক্ষ
- (ii) সমমিত মৌলকক্ষ
- (iii) বিকৰ্ণ মৌলকক্ষ
- (iv) এটাও নহয়।

(d) Find the derivative of  $x^3$  with respect to  $x^2$ . 1

$x^2$  সাপেক্ষে  $x^3$  র অরকলজ উলিওৱা।

(e) Find the equation of the tangent to the curve  $y = f(x)$  at  $(x_0, y_0)$ , if  $\frac{dy}{dx}$  does not exist at this point. 1

যদি  $y = f(x)$  বক্রব  $(x_0, y_0)$  বিন্দুত  $\frac{dy}{dx}$  স্থিত নহয়, তেন্তে বক্রডালৰ এই বিন্দুত  
টনা স্পৰ্শকৰ সমীকৰণ লিখা।

(f) If  $\sec^{-1} x = \operatorname{cosec}^{-1} y$  ( $|x| \geq 1, |y| \geq 1$ ), then find the value of

$$\cos^{-1}\left(\frac{1}{x}\right) + \cos^{-1}\left(\frac{1}{y}\right). \quad 1$$

যদি  $\sec^{-1} x = \operatorname{cosec}^{-1} y$  ( $|x| \geq 1, |y| \geq 1$ ),

তেন্তে  $\cos^{-1}\left(\frac{1}{x}\right) + \cos^{-1}\left(\frac{1}{y}\right)$ ৰ মান উলিওৱা।

(g) Write the direction cosines of the vector  $\hat{j}$ . 1

$\hat{j}$  ভেস্টৰৰ দিশাংকবোৰ লিখা।

(h) Write the order of the differential equation representing the family of curves given by

$y = a \sin(x + b)$ , where  $a$  and  $b$  are arbitrary constants. 1

$y = a \sin(x + b)$  য'ত  $a$  আৰু  $b$  যাদৃচ্ছিক ধৰক, সমীকৰণটোৱে বুজোৱা অৱকল  
সমীকৰণটোৰ ক্ৰম লিখা।

- (i) The projections of a line on the axes are 3, 4 and  $2\sqrt{6}$ . Find the length of the line. 1

এডাল বেখাৰ অক্ষকেইডালত প্ৰক্ষেপ হ'ল 3, 4 আৰু  $2\sqrt{6}$ । বেখাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

- (j) If  $x = \phi(t)$ , then find  $\int f(x) dx$ . 1

$x = \phi(t)$  হ'লে  $\int f(x) dx$  নিৰ্ণয় কৰা।

2. A relation  $R$  in the set  $A = \{x \in \mathbb{Z} : 0 \leq x \leq 12\}$  is given by  $R = \{(a, b) : |a - b| \text{ is a multiple of } 4\}$ . Prove that  $R$  is an equivalence relation. Find the set of all elements related to 1.

4.

দেখুওৱা যে  $A = \{x \in \mathbb{Z} : 0 \leq x \leq 12\}$  সংহতিত সংজ্ঞাবদ্ধ সমষ্টি  
 $R = \{(a, b) : |a - b| \equiv 4 \text{ অৰ এটা গুণিতক}\}$  সমতুল্য সমষ্টি। 1ৰ লগত যুক্ত  
 মৌলবোৰৰ সংহতি উলিওৱা।

OR / অথবা

Let  $f : \mathbb{R} - \{3\} \rightarrow \mathbb{R} - \{1\}$  is defined by  $f(x) = \frac{x-2}{x-3}$ . Show that  $f$  is  
 a bijective function. 2+2=4

ধৰা হ'ল  $f : \mathbb{R} - \{3\} \rightarrow \mathbb{R} - \{1\}$ , য'ত  $f(x) = \frac{x-2}{x-3}$  বে সংজ্ঞাবদ্ধ। দেখুওৱা যে  $f$  এটা  
 একেকী আচ্ছাদক ফলন।

3. Solve :

4

সমাধান করা :

$$\sin^{-1}(1-x) - 2\sin^{-1}x = \frac{\pi}{2}.$$

OR / অথবা

If  $\alpha = \sin^{-1}\left(\frac{2}{3}\right)$  and  $\beta = \tan^{-1}\left(\frac{1}{2}\right)$ , where  $0 < \alpha, \beta < \frac{\pi}{2}$ ; then find the value of  $\alpha - \beta$ .

4

যদি  $\alpha = \sin^{-1}\left(\frac{2}{3}\right)$  আৰু  $\beta = \tan^{-1}\left(\frac{1}{2}\right)$ , যত  $0 < \alpha, \beta < \frac{\pi}{2}$ ; তেন্তে  $\alpha - \beta$  ৰ মান নিৰ্ণয় কৰা।

4. Show that

4

দেখুওৱা যে

$$\begin{vmatrix} a^2 + 1 & ab & ac \\ ab & b^2 + 1 & bc \\ ca & cb & c^2 + 1 \end{vmatrix} = 1 + a^2 + b^2 + c^2.$$

OR / অথবা

If (যদি)  $A = \begin{bmatrix} -1 & 1 & 2 \\ 3 & 0 & 4 \\ 2 & 1 & -2 \end{bmatrix}$  and (আৰু)  $B = \begin{bmatrix} 2 & -3 & -4 \\ -1 & 0 & -1 \\ 0 & -1 & 0 \end{bmatrix}$ , then

examine whether the matrix  $A^2 - 2B$  is singular.

4

তেন্তে  $A^2 - 2B$  মৌলকক্ষটো অপ্রতিম হয়নে পৰীক্ষা কৰা।

5. Find all points of discontinuity of  $f$ , where

$$f(x) = \begin{cases} x^2 \sin \frac{1}{x}, & \text{if } x \neq 0 \\ 0, & \text{if } x = 0 \end{cases}$$

4

$$f(x) = \begin{cases} x^2 \sin \frac{1}{x}, & \text{যদি } x \neq 0 \\ 0, & \text{যদি } x = 0 \end{cases}$$

অব দ্বাৰা সংজ্ঞাবদ্ধ ফলনটোৱ বিচ্ছিন্নতাৰ বিন্দুসমূহ উলিওৱা।

6. Find  $\frac{dy}{dx}$ , if

2+2=4

$$\frac{dy}{dx} \text{ উলিওৱা, যদি}$$

$$(a) \quad y^x = x^y$$

$$(b) \quad \cos y = x \cos(a+y).$$

7. Evaluate :

মান নির্ণয় কৰা :

$$(a) \quad \int \sqrt{x^2 + 2x + 5} \, dx$$

4

**OR / অথবা**

$$(b) \int \frac{6x+7}{\sqrt{(x-5)(x-4)}} dx$$

4

8. Evaluate :

মান নির্ণয় করা :

$$(a) \int_0^{\pi/2} \frac{\sin x - \cos x}{1 + \sin x \cos x} dx$$

4

**OR / অথবা**

$$(b) \int_0^{\pi} \log(1 + \cos x) dx$$

4

9. If  $x = a(\theta + \sin \theta)$  and  $y = a(1 - \cos \theta)$ , find  $\frac{d^2y}{dx^2}$  at  $\theta = 0$ . 4

যদি  $x = a(\theta + \sin \theta)$  আৰু  $y = a(1 - \cos \theta)$ ,

তেন্তে  $\theta = 0$  ত  $\frac{d^2y}{dx^2}$  ব মান নির্ণয় কৰা।

**OR / অথবা**

State Rolle's theorem and give geometrical interpretation of the theorem.

2+2=4

ব'লৰ উপপাদ্যৰ সংজ্ঞা লিখা আৰু ইয়াৰ জ্যামিতিক ব্যাখ্যা দৰ্শোৱা।

10. Solve the differential equation :

অৱকল সমীকৰণটোৱ সমাধান উলিওৱা :

$$\frac{dy}{dx} - \frac{y}{x} + \operatorname{cosec}\left(\frac{y}{x}\right) = 0 ;$$

4

$$y = 0 \text{ when (যেতিয়া) } x = 1 .$$

**OR / অথবা**

$$(1-x^2) \frac{dy}{dx} + 2xy = x\sqrt{1-x^2} .$$

4

11. If  $f(x) = x^3 - 6x^2 - 36x + 7$ , find the interval for which  $f(x)$  is

(i) strictly increasing

(ii) strictly decreasing.

2+2=4

$f(x) = x^3 - 6x^2 - 36x + 7$  ৰ দ্বাৰা নিৰ্দিষ্ট ফলনটো কোন অন্তৰালত

(i) সতত বৰ্ধমান

(ii) সতত হ্রাসমান

উলিওৱা।

**OR / অথবা**

Find the area of the largest rectangle that can be formed having a perimeter of 40 meters. 4

এটা আয়তক্ষেত্রৰ পৰিসীমা 40 মিটাৰ। আয়তক্ষেত্রটোৰ কালি উলিওৱা যেতিয়া ই গৰিষ্ঠ।

12. Find a unit vector perpendicular to each of the vectors  $\vec{a} + \vec{b}$  and  $\vec{a} - \vec{b}$ , where  $\vec{a} = 3\hat{i} + 2\hat{j} + 2\hat{k}$  and  $\vec{b} = \hat{i} + 2\hat{j} - 2\hat{k}$ . 4

$\vec{a} + \vec{b}$  আৰু  $\vec{a} - \vec{b}$  ভেট্টৰৰ লম্ব হোৱাকৈ এটা একক ভেট্টৰ নিৰ্ণয় কৰা য'ত  
 $\vec{a} = 3\hat{i} + 2\hat{j} + 2\hat{k}$  আৰু  $\vec{b} = \hat{i} + 2\hat{j} - 2\hat{k}$ .

**OR / অথবা**

Let  $\vec{a} = \hat{i} + 4\hat{j} + 2\hat{k}$ ,  $\vec{b} = 3\hat{i} - 2\hat{j} + 7\hat{k}$  and  $\vec{c} = 2\hat{i} - \hat{j} + 4\hat{k}$ . Find a vector  $\vec{d}$  which is perpendicular to both  $\vec{a}$  and  $\vec{b}$  and  $\vec{c} \cdot \vec{d} = 15$ . 4

ধৰা হ'ল  $\vec{a} = \hat{i} + 4\hat{j} + 2\hat{k}$ ,  $\vec{b} = 3\hat{i} - 2\hat{j} + 7\hat{k}$  আৰু  $\vec{c} = 2\hat{i} - \hat{j} + 4\hat{k}$ . এটা ভেট্টৰ  $\vec{d}$  নিৰ্ণয় কৰা য'ত  $\vec{d}$ ,  $\vec{a}$  আৰু  $\vec{b}$ ৰ ওপৰত লম্ব আৰু  $\vec{c} \cdot \vec{d} = 15$ .

13. Bag A contains 6 red and 4 white balls; bag B contains 4 red and 6 white balls and bag C contains 5 red and 5 white balls respectively. A bag is selected at random and a ball is drawn from the selected bag. If the ball is found to be red, find the probability that the ball is drawn from bag A. 4

যথাক্রমে মোনা A ত 6টা বঙ্গ আৰু 4টা বগা বল, মোনা B ত 4টা বঙ্গ আৰু 6টা বগা আৰু মোনা C ত 5টা বঙ্গ আৰু 5টা বগা বল আছে। যাদৃচিকভাৱে এখন মোনাৰ পৰা এটা বল লোৱা হ'ল। যদি বলটো বঙ্গ হয়, বলটো মোনা A-ৰ পৰা লোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা।

OR / অথবা

- A fair coin is tossed 10 times. Find the probability of getting exactly five heads. 4

এটা নিখুঁত মুদ্রা 10 বার টেক করা হ'ল। ঠিক পাঁচটা মুণ্ডপ্রাপ্ত হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা।

14. Using matrix method solve the following system of linear equations :

ମୌଳିକକ୍ଷୟ ପଦ୍ଧତିରେ ତଳର ବୈଶିକ ସମୀକରଣ ପ୍ରଗାଲିଟୋର ସମାଧାନ ଉଲିଓରା :

$$x - y + z = 4$$

$$2x + y - 3z = 0$$

$$x + y + z = 2$$

**OR / অথবা**

Using elementary transformation find the inverse of the following matrix : 6

মৌলিক প্রক্রিয়া প্রয়োগ করি তলৰ মৌলকফ্টোৰ প্রতিলোম মৌলকফ্স উলিওৱা :

$$A = \begin{bmatrix} 1 & 3 & -2 \\ -3 & 0 & -5 \\ 2 & 5 & 0 \end{bmatrix}$$

15. Prove that the curves  $x = y^2$  and  $xy = k$  cut at right angles if  $8k^2 = 1$ . 6

প্ৰমাণ কৰা যে  $x = y^2$  আৰু  $xy = k$  বক্ষই লম্বভাৱে কটাকচি কৰে যদি  $8k^2 = 1$ .

**OR / অথবা**

Find the absolute maximum and absolute minimum values of the function  $f$  given by  $f(x) = \cos^2 x + \sin x$ ,  $x \in [0, \pi]$ . 6

$f(x) = \cos^2 x + \sin x$ ,  $x \in [0, \pi]$  বৰা নিৰ্দিষ্ট  $f$  ফলনটোৰ পৰম গৰিষ্ঠ আৰু পৰম লঘিষ্ঠ মান উলিওৱা।

16. Find the area of the region enclosed by the parabola  $x^2 = y$ , the line  $y = x + 2$  and the  $x$ -axis . 6

$x^2 = y$  অধিবৃত্ত,  $y = x + 2$  বেখা আৰু  $x$ -অক্ষই আগুৰা ক্ষেত্ৰৰ কালি নিৰ্ণয় কৰা।

**OR / অথবা**

Using integration find the area of the region bounded by the triangle whose vertices are  $(1, 0)$ ,  $(2, 2)$  and  $(3, 1)$ . 6

অনুকলন ব্যবহাব কৰি  $(1, 0)$ ,  $(2, 2)$  আৰু  $(3, 1)$  শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা।

17. Find the vector equation of the line passing through the point  $(1, 2, 1)$  and perpendicular to the plane  $\vec{r} \cdot (2\hat{i} - \hat{j} + \hat{k}) = 10$ . 6

$(1, 2, 1)$  বিন্দুৰ মাজেৰে যোৱা আৰু  $\vec{r} \cdot (2\hat{i} - \hat{j} + \hat{k}) = 10$  সমতলখনৰ লম্ব হোৱা ৰেখাডালৰ ভেষ্টৰ সমীকৰণ নিৰ্ণয় কৰা।

**OR / অথবা**

Find the vector equation of the plane passing through the intersection of the planes  $\vec{r} \cdot (\hat{i} + \hat{j} + \hat{k}) = 6$  and  $\vec{r} \cdot (2\hat{i} + 3\hat{j} + 4\hat{k}) = -5$  and the point  $(1, 1, 1)$ . 6

$\vec{r} \cdot (\hat{i} + \hat{j} + \hat{k}) = 6$  আৰু  $\vec{r} \cdot (2\hat{i} + 3\hat{j} + 4\hat{k}) = -5$  সমতলদুখনে কটাকটি কৰা ৰেখাৰ আৰু  $(1, 1, 1)$  বিন্দুৰ মাজেৰে যোৱা সমতলখনৰ ভেষ্টৰ সমীকৰণ উলিওৱা।

18. The two adjacent sides of a parallelogram are  $(2\hat{i} - 4\hat{j} + 5\hat{k})$  and  $(\hat{i} - 2\hat{j} - 3\hat{k})$ . Find the unit vector parallel to its diagonal. Also find the area of the parallelogram. 6

এটা সামান্তরিকৰ দুটা সমিহিত বাহু হ'ল  $(2\hat{i} - 4\hat{j} + 5\hat{k})$  আৰু  $(\hat{i} - 2\hat{j} - 3\hat{k})$ । ইয়াৰ  
কৰ্ণৰ সমান্তৰাল একক ভেষ্টৰ উলিওৱা। সামান্তরিকটোৰ কালি নিৰ্গয় কৰা।

**OR / অথবা**

For any two vectors  $\vec{a}$  and  $\vec{b}$ , prove that

6

$$|\vec{a} + \vec{b}| \leq |\vec{a}| + |\vec{b}|.$$

যিকোনো দুটা ভেষ্টৰ  $\vec{a}$  আৰু  $\vec{b}$  ৰ বাবে প্ৰমাণ কৰা যে

$$|\vec{a} + \vec{b}| \leq |\vec{a}| + |\vec{b}|.$$

19. Solve graphically the following linear programming problem :

লৈখিক নিয়মেৰে তলৰ বৈধিক প্ৰগ্ৰামিং সমস্যাটোৰ সমাধান উলিওৱা :

Maximize or Minimize

$$Z = x + 2y$$

subject to constraints

$$x + 2y \geq 100$$

$$2x - y \leq 0$$

$$2x + y \leq 200$$

$$x \geq 0, y \geq 0$$

6

$Z = x + 2y$  ৰ সর্বোচ্চ আৰু সৰ্বনিম্ন মান উলিওৱা য'ত

$$x + 2y \geq 100$$

$$2x - y \leq 0$$

$$2x + y \leq 200$$

$$x \geq 0, y \geq 0$$

**OR / অথবা**

**Maximize**

$$Z = 1000x + 600y$$

**subject to constraints**

$$x + y \leq 200$$

$$x \geq 20$$

$$y \geq 4x$$

$$x \geq 0, y \geq 0$$

6

$Z = 1000x + 600y$  ৰ সর্বোচ্চ মান উলিওৱা য'ত

$$x + y \leq 200$$

$$x \geq 20$$

$$y \geq 4x$$

$$x \geq 0, y \geq 0$$

20. Two numbers are selected at random (without replacement) from the first six positive integers. Let  $X$  denotes the larger of the two numbers. Find mean of  $X$ .

6

প্রথম ছয়টা ধনাত্মক অখণ্ড সংখ্যাৰ পৰা পুনৰস্থাপন নকৰাকৈ যাদৃচিকভাৱে দুটা সংখ্যা বাছনি কৰা হ'ল।  $X$  যে প্রাপ্ত সংখ্যা দুটাৰ ভিতৰত ডাঙৰটোক সূচালে  $X$  ৰ মাধ্য নিৰ্ণয় কৰা।

**OR / অথবা**

How many times a fair coin must be tossed so that the probability of having at least one head is more than 90% ? 6

এটা নিখুঁত মুদ্রা কিমান বার টছ করিব লাগিব যাতে কমেও এবাব মুণ্ড পোৱাৰ সন্ধারিতা 90%  
তকে বেছি হয় ?

————— X ————